




# অমিতা খেতিৰ কৃষি প্ৰণালী



বিনীতা হাজৰিকা  
ডঁ অমল চন্দ্ৰ শৰ্মা

কৃষি বিজ্ঞান কেন্দ্ৰ, তিনিচুকীয়া  
অসম কৃষি বিশ্ববিদ্যালয়

অমিতা এবিধ জনপ্রিয় ফল কিয়নো ইয়াক পাচলি আৰু ফল দুয়ো ধৰণে ব্যৱহাৰ কৰা হয়। তাৰ উপৰিও অমিতা অতি পুষ্টিকৰ আৰু গুৰুত্ব গুণ থকা ফলান্য ফলমূলতকৈ অমিতা গচ্ছত সোনকালে ফল ধৰে আৰু ই যিহেতু ঝাতুভিত্তিক নহয় গোটেই বছৰ অমিতাৰ উৎপাদন পাৰ পাৰি। অমিতাত যথেষ্ট পৰিমাণৰ ভিটামিন এ, বি, আৰু চি, কেলচিয়াম, ফচফৰাচ আৰু আইৰনৰ দৰে খনিজ লৱণ আৰু সামান্য পৰিমাণৰ প্ৰতিন থাকে, সেয়েহে ই স্বাস্থ্যৰ বাবে বৰ উপকাৰী। কেঁচা অমিতা ক্ষৰণ কৰি পেপেইন (আছুৰ মাৰিলে ফলৰ পৰা ওলোৱা বগা পদাৰ্থ) নামৰ পদাৰ্থ বিভিন্ন উদ্যোগত যেনে চুইংগাম, চামৰা, উল, মাংস আদিত ব্যৱহাৰ কৰা হয়। এই পদাৰ্থই ছালৰ দাগ গুচাই আৰু পেটৰ আলচাৰ, ডিপথেরিয়া, আদি অসুখ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা হয়। পকা ফলবোৰৰ পৰা জাম, জেলি আদি তৈয়াৰ কৰা হয়। পকা অমিতা আৰু ইয়াৰ গুটিবোৰ লিভাৰ আৰু পেটৰ অসুখত ব্যৱহাৰ কৰা হয়। অমিতা খেতি কৰিলে খেতিয়াকসকল বিভিন্ন দিশৰপৰা লাভবান হ'ব পাৰিব। লাভজনক হিচাবে ব্যৱসায়িক ভিত্তিত অমিতাৰ খেতি কৰিবলৈ আৱশ্যকীয় কৃষি প্ৰণালীৰ বিৱৰণ তলত দিয়া হৈছে।

**জলবায়ু আৰু মাটি:** অমিতা যদিও সাধাৰণতে নাতিশীলুষ্ণ বাতাবৰনত হোৱা ফল, গ্ৰীষ্ম মণ্ডল অঞ্চলতো এই খেতি লাভজনক। সমতল আৰু পাহাৰীয়া দুয়ো অঞ্চলতো অমিতাৰ খেতি কৰিব পাৰি, কেৱল ঠাণ্ডাৰ প্ৰকোপ অতি মাত্ৰা হ'ব নালাগো। ২৫-৩৫ চেন্টিপ্ৰেড উষ্ণতাত এই খেতি বৰষুণৰ পানীৰ যোগেদি কৰিব পাৰি যদিহে বৰষুণ গোটেই অঞ্চলত সমপৰিমাণে ১৫০০-২০০০ মিলিমিটাৰ হয়। যদিও অমিতাৰ খেতি সাগৰৰ পৃষ্ঠৰপৰা ১০০০ মিটাৰ ওখ অঞ্চললৈকে কৰিব পাৰি ৬০০ মিটাৰ ওখ অঞ্চলৰপৰা ওপৰৱল ফলৰ আকাৰ আৰু গুণ কমি যায়। ফল পকাৰ সময়ত বতৰ ফৰকাল হ'ব লাগো। অমিতাৰ শিপা মাটিৰ বেচি গভীৰলৈ নোযোৱাৰ বাবে বেচি ধুমুহা হ'লে গচ্ছ উভাল খায় যায়। অমিতাৰ গচ্ছত যিহেতু এৰাৰ ফল লাগিবলৈ আৰম্ভ কৰিলে প্ৰায় বাৰ মাহেই ফল লাগি থাকে, গতিকে মাতি ডোখৰ সাকৰা হোৱাটো অতি আৱশ্যক। ওখ, পানী জমা নোহোৱা বালিচহীয়া মাটি এই খেতিৰ বাবে উপযোগী। একেৰাহে ৪৮ ঘণ্টাৰ বেচি পানী জমা হৈ থাকিলে অমিতা খেতিত গুৰি পচা আৰু শিপা পচা বেমাৰে দেখা দিয়ে আৰু খেতি ডৰা সম্পূৰ্ণ নষ্ট হয়।

**সঁচ:** অমিতাৰ সঁচবোৰ একলিঙ্গ আৰু উভলিঙ্গ দুয়ো ধৰণৰ থাকে। উন্নত জাতৰ সঁচ হৈছে পুচা ডিলিচিয়াচ, পুচা মেজেষ্টি, পুচা ডোৱাৰ্ফ, পুচা ননহা ইত্যাদি। পুচা ডোৱাৰ্ফ, পুচা ননহা একলিঙ্গ যদিও ইহঁতৰ মানদণ্ড উন্নত।

**বংশবিস্তাৰ:** অমিতাৰ পুলি গুটিৰ পৰা কৰা হয়। ১ বিঘা খেতি কৰিবৰ বাবে ৩০ গ্ৰাম গুটিৰ প্ৰযোজন। স্বাস্থ্যৰান মাহিকী গচ্ছৰ ডাঙৰ আকাৰৰ ফলবোৰৰ পৰা গুটিবোৰ সংগ্ৰহ কৰি ২-৩ দিন পানীত ডুবাই ৰাখিব লাগো। এনে কৰিলে গুটিৰ ওপৰৰ আৱৰণটো এৰাই যায় আৰু সোনকালে অক্ষুৰণ হয়। আৰু পিচত গুটিবোৰ ভালকৈ ধূৰ লাগে। পাতল বীজবোৰ ওপৰি উঠিব যিবোৰ কামত নাহে। ধূৰ যোৱা পুৰষ বীজ খিনি পুলি গজাৰৰ বাবে উপযুক্ত। ইয়াৰ পিচত ছাঁত বীজখিনি শুকুৰাই ল'ব লাগে। বীজ শুকুৰাওতে কাপোৰ বা কাগজ ব্যৱহাৰ কৰিব নালাগে কিয়নো এনে মাধ্যমত বীজ লাগি ধৰে। ইয়াৰ পিচত গুটিবোৰ পলিথিনৰ মোনা নাহিবা পুলিবাৰীত সিচিব লাগে নাহিবা বতাহ চলাচল কৰিব নোৱাৰা তেমাত সংৰক্ষণ কৰিব লাগে।

**বীজতলি তৈয়াৰ আৰু বীজ ৰোৱাৰ পদ্ধতি:** মূল পথাৰত পুলি ৰোৱাৰ ১/২-২ মাহৰ আগত পুলি প্ৰস্তুত কৰিব লাগে। সাধাৰণতে বাৰিষাৰ আগত পুলি ৰোৱাৰ বাবে মার্চ মাহৰ পৰাই পুলি প্ৰস্তুত কৰিব লাগে। পলিথিনৰ মোনাত পুলি কৰিবলৈ ২২ ছে:মি: x ১৫ ছে:মি: জোখৰ মোনা ১:১ অনুপাতত সাকৰা মাটি আৰু পচন সাৰেৰে পূৰৱাই ল'ব লাগে। আলতীয়া মাটিত সম পৰিমাণৰ বালিও

মিলাব লাগে। প্রতিটো মোনাত আধা গ্রাম কেপটান বা বেভিটিন দরবর মিহলাই ল'লে বেমারৰ পৰা বৰক্ষা পাৰ পাৰিপ্ৰতিটো মোনাত ২/৩টা বীজ সিঁচিৰ লাগে আৰু পুলি গজি উঠাৰ পিচত সৰল পুলিটো ৰাখি দুৰ্বল পুলিটো উঠাই দিব লাগে। বজাৰত উপলব্ধ হাইব্ৰিদ সঁচ হ'লে প্ৰতিটো মোনাত এটাকৈ পুলি ৰূপ লাগে। বীজতলিৰ বাবে ৰ'দ ঘাই ওখ, সাৰুৱা মাটিৰ প্ৰয়োজন, মাটিডোখৰ হাল কোৰ মাৰি মৈয়াই লৈ এক মিটাৰ বহল ১০-১৫ চে: মি: ওখ আৰু কুমৰৰ সুবিধা অনুযায়ী দৈৰ্ঘ্যৰ ভেটি তৈয়াৰ কৰিব লাগে। প্ৰতি ৫ বৰ্গমিটাৰ মাটিকালিৰ ভেটি ১০ কিলোগ্রাম (দুপাচি) পচন সাৰ আৰু দুপাচি বালি (ভেটি মাটি আলতীয়া হ'লে) ভালকৈ কোৰ মাৰি মিহলাই লৰ লাগে। মাটিৰ বীজাণুৰ দ্বাৰা হোৱা বেমারৰ প্ৰতিকাৰৰ বাবে ০.৫ শতাংশ কেওণ বা ফাইটলান বা ৪ শতাংশ শক্তিৰ ফ্ৰমেলিন মিশণেৰে ভেটিটোৰ ১০-১৫ ছে: মি: দলৈকে মাটিখিনি ভালদৰে ভিজি যোৱাকৈ মিহলাই ল'ব লাগে। মাটি শোধনৰ পাচত ভেটিবোৰ দুদিনৰ বাবে ভালদৰে পলিথিন বা মৰাপাটৰ বস্তাৰে তাকি দিব লাগে। দুদিনৰ পাছত তাকনি গুচাই মাটিখিনি কোৰ মাৰি ৩-৪ দিনৰ বাবে মুকলি কৰি ৰাখিব লাগে। পোক পৰুৱাৰ পৰা মাটি খিনি মুক্ত কৰিবলৈ প্ৰতি বৰ্গমিটাৰ মাটিৰ ভেটিত দহ গ্রাম হিচাৰ ৫ শতাংশ শক্তি মালাহিয়ন পাউদাৰ মিহলাই ল'ব লাগে। গুটিবোৰ সিচাৰ আগত প্ৰতি কিলোগ্রাম গুটিৰ লগত ৩ গ্রাম ঠিকৰাম বা কেপটান পাউদাৰ মিহলাই শোধন কৰি ল'ব লাগে। এনেদৰে শোধন কৰি লৈ গুটিবাৰ পুলিবৰীত ১.৫ ছে: মি: দকৈ সিঁচিৰ লাগে। ৰাতিপুৱা আবেলি পুলিবৰীত নাইবা মোনাৰ্বারত সদায় পানী দিব লাগে। ২-৩ সপ্তাহত পুলি গজি উঠে আৰু পুলিবোৰ ১৫-২০ ছে: মি: ওখ হ'লে, মূল পথাৰত ৰূপ পৰা হয়।

**পুলি ৰোৱাৰ সময়:** অসমত পুলি ৰোৱাৰ উপযুক্ত সময় এপ্ৰিলৰ পৰা জুন মাহলৈ। তথাপি সাৱধানতা অৱলম্বন কৰিবলৈ আগষ্ট মাহলৈকে পুলি ৰোপন কৰিব পাৰি।

**পুলি ৰোৱা পদ্ধতি:** মূল পথাৰখন মে মাহত ৫০ ছে: মি: x ৫০ ছে: মি: x ৫০ছে: মি: আকাৰৰ গাত খানি ১৫ দিনমান ৰ'দাৰ লাগে। ইয়াৰ পিচত গাতৰ উপৰ ভাগ মাটি, ২৫ কেজি পচন সাৰ ১-১.৫কেজি কাঠৰ চাই আৰু ১ কেজি হাড়ৰ গুৰিৰে পূৰুৱা লাগে। পানীৰ অভাৱ হ'লে গাতবাৰত পানী তালি মাটি বহিবলৈ দিব লাগে। পুলি ৰোৱাৰ আগত প্ৰতিটো গাতত ১০ গ্রামকৈ মালাহিয়ন নাইবা এলড্ৰিন পাউদাৰ মিহলাই ল'লে পোক পৰুৱাৰ পৰা হাত সাৰিব পাৰি। পলিথিনৰ মোনাৰ্বোৰ ক্লেডেৰে কাতি প্ৰতিটো গাতত একলিঙ্গ সঁচৰ ৩/৪টাকৈ আৰু উভলিঙ্গ সঁচৰ এটাকৈ পুলি ৰূপ লাগে। পুলি ৰোৱাৰ পিচতেই পানী দিব লাগে।

**সাৱ প্ৰয়োগ:** অমিতা গছত পুলি ৰোৱাৰপৰা ফল ধৰিবলৈ মোহ সময় লাগে। এই সময়চোৱাত গছজোপক সঠিক পৰিমাণৰ সাৱৰ যোগান নিদিলে গছজোপাৰ স্বাস্থ্য ভাল ন'হ'ব আৰু উৎপাদন কমিব। পুলি ৰোৱাৰ দুমাহৰ পিচৰ পৰা অমিতা গছত সাৱ দিয়া ব্যৱহাৰ কৰিব লাগে। অমিতাৰ প্ৰতি জোগা গছত বছৰেকত ৫০০ গ্রাম ইউৰিয়া, ১ কেজি একক চুপাৰ ফচফেট আৰু ৮০০ গ্রাম মিউৰেট অৱ পটাছ সাৱৰ প্ৰয়োজন। জলসিঞ্চনৰ ব্যৱহাৰ থাকিলে সাৱখিনি সমানে ভাগ কৰি ৬ বাৰ প্ৰয়োগ কৰিব লাগে। বৰষুণভিত্তিক অধি঳ত বছৰত দুৰাৰ সাৱ প্ৰয়োগ কৰিব লাগে। দুৰাৰ গোৱৰখিনি সৈতে পথাৰত শেৰৰ বাব মাটি চহোৱাৰ আগতে প্ৰয়োগ কৰি মাটিডোখৰ মৈয়াই সমান কৰি ল'ব লাগে। বাকীখিনি ইউৰিয়া পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ পিছত দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি প্ৰয়োগ কৰি গুৰিত মাটি চপাই দিব লাগে। সাৱ প্ৰয়োগ কৰাৰ সময়ত প্ৰতিজোগা গছত ২০-২৫ কিলোগ্রাম পচন সাৱ নাইবা গুৰৰ সাৰো প্ৰয়োগ কৰিব লাগে। ফল চপোৱাৰ ছমাহৰ আগত সাৱ প্ৰয়োগ বন্ধ কৰিব লাগে। নাইট্ৰজেন, ফচফৰাচ

আৰু পটাচিয়ামৰ বহিৰেও অমিতা খেতিত অনুসাৰৰো প্ৰয়োজন সেয়েহে বছৰি দুবাৰ বজাৰত উপলভ্য অনুসাৰ যেনে ট্ৰচেল, এগ্রমিন ইত্যাদি ০.২% গছৰ পাতত ছটিয়াৰ লাগোবিষেশকৈ বৰ'ন সাৰৰ অভাৱ হ'লে গছবোৰ বাঢ়িৰ নোৱাৰে আৰু ফলবোৰ সৰু আৰু কেকুৰা-কেকুৰি হয়। এনে পৰিস্থিতি প্ৰতিজোপা গছৰ গুৰিত ফ্ৰোম বৰাক্রা সাৰ মাতিৰ লগত মিহলাই দিব লাগোএৰাৰ বৰ'ন সাৰ প্ৰয়োগ কৰাৰ তিনমাহলৈ আকেৰ এই সাৰ প্ৰয়োগ কৰিব নালাগে।

**প্ৰতিপালন:** পুলি ৰোৱাৰ পিছত প্ৰতি এক-ডেৰ মাহৰ অন্তৰে অন্তৰে অমিতা গছৰ তলৰ পৰা অলা-গতিয়াল বন বাত বোৰ আত্মাই পেলাৰ লাগে। প্ৰয়োজন অনুসৰি পুলিৰ গুৰিত মাতিয়ো চপাই দিব লাগে। অমিতাৰ মতা গছবোৰ সোনকালে বাতে আৰু সাধাৰণতে পুলি ৰোৱাৰ তিনিমাহৰ পিচতেই ফুল ধাৰণ কৰে। সেয়েহে লিঙ্গ নিৰ্ধাৰণ কৰি প্ৰতিটো গাতত সৱল মাহিকী গছজোপা বাখি বাকি গছবোৰ উভালি দিব লাগোপতি দহজোপা মাহিকী গছৰ মাজত এজোপা মতা গছ বখাটো বাঞ্ছনীয়া। মাহিকী গছবোৰ পুলি ৰোৱাৰ ৫-৬মাহৰ পিচত ফুল ধাৰণ কৰে আৰু তাৰ ১৫ দিনৰ পিচত গছত ফুল ধৰোফলবোৰ অকণমান ডাঙৰ হ'লে বেছি সৰু ফলবোৰ চিঞ্চি দিব লাগে যাতে বাকি ফলবোৰ ভালকৈ বাঢ়িৰ পাৰো। ১৫দিনৰ মূৰে মূৰে এনে কৰিলে ভাল ফল পাৰি। কেতিয়াৰা অমিতা গছত ফুলবোৰ সৰি পৰো। এনে ক্ষেত্ৰত ১ মিলিলিটাৰ ফ্লেন'ফিক্স নামৰ দৰৱ এক লিটাৰ পানীত মিহলাই ফুল ফুলাৰ সময়ত নাইবা কুমলীয়া ফলত প্ৰয়োগ কৰিব লাগে।

**জলসিঞ্চন:** অমিতা খেতিত পানীৰ অভাৱ হ'লে, গছজোপাৰ বাঢ়ন আৰু ফল ধৰাত বাধা প্ৰাপ্ত হয়। সেয়েহে খৰাং বতৰত মাতিৰ জীপ বাখিবৰ বাবে এসওহৰ অন্তৰে অন্তৰে গছৰ গুৰিত পানী জমা নোহোৱাকৈ পানীৰ যোগান ধৰিব লাগে।

**উৎপাদন:** অমিতা গছ ৰোপন কৰাৰ ১০-১২ মাহৰ পৰাই ফল চপাব পাৰি। অমিতা গছে এৰাৰ ফল লগাৰ পাছত কেইবাৰছৰলৈকে ফল দি তাকে। কিন্তু ব্যৱসায়িক ভিত্তিত খেতি কৰিলে তিনি বছৰৰ পিচত আকেৰ নতুনকৈ বাৰী পাতিব লাগোভালৈকে প্ৰতিপালন কৰা অমিতা খেতিত প্ৰতিজোপা গছে প্ৰায় ৩০-৫০ টা ফল ধাৰণ কৰে।